



জনসংযোগ, অসম
মুখ্যমন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষ, দিছপুৰ
প্ৰেছ বাৰ্তা

নং : ১০৬/২০২০

অসম বিধান সভাত ছাত্ৰ-ছাত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময়
ছাত্ৰ-ছাত্ৰীসকলক আশাবাদী হৈ জীৱনৰ সোণোৱালী সময়ৰ সদৃ ব্যৱহাৰ কৰাৰ বাবে
মুখ্যমন্ত্ৰীৰ আহ্বান

দিছপুৰ, ৫ মাৰ্চ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছাত্ৰ-ছাত্ৰীসকলক অত্যন্ত আশাবাদী হৈ ছাত্ৰ জীৱনৰ সোণোৱালী সময়ৰ সদৃ ব্যৱহাৰেৰে জীৱনত একো একো গৰাকী সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হোৱাৰ বাবে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ দৰে মহাব্যাধীৰ পৰা সৰ্বদা আঁতৰত থকাৰ উপৰি ছ'চিয়েল মিডিয়াৰ অপব্যৱহাৰ নকৰিবলৈও উপদেশ দিয়ে। আজি অসম বিধান সভাৰ চেণ্ট্ৰেল হ'লত নগাঁও জিলাৰ বহা মহাবিদ্যালয় আৰু ড° বি কে বি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা মত-বিনিময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে লগতে ছাত্ৰ-ছাত্ৰীসকলক নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা, অনুশাসন ইত্যাদি সততে মানি চলাৰ উপৰি সৱল নৈতিক চৰিত্ৰ গঠন কৰাৰ দিশত গুৰুত্ব আৰোপ কৰিবলৈও উপদেশ দিয়ে। বৰ্তমান সময়ৰ তীব্ৰ প্ৰতিযোগিতামুখী বাতাবৰণত নিজকে সফল কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক উপদেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক দৈনিক অতি কমেও ১০ ঘণ্টাকৈ অধ্যয়নত ব্ৰতী হোৱাৰ উপৰি ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ সীমিত ব্যৱহাৰৰ বাবেও আহ্বান জনায়।

ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ স্বাস্থ্য বৰ্তাই ৰখাৰ দিশত গুৰুত্ব আৰোপ কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক এখন স্বাস্থ্যৱান তথা সৱল দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ফিট ইণ্ডিয়া মুভমেণ্টৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও কয়। মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়া শাৰীৰিক অনুশীলন তথা ইতিবাচক মানসিকতা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈও উপদেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ সঠিক লক্ষ্য নিৰ্দ্ধাৰণে সেই লক্ষ্যপ্ৰাপ্তিৰ বাবে নিৰৱচ্ছিন্নভাৱে কঠোৰ শ্ৰমত ব্ৰতী হোৱাৰ বাবেও আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক সকলো সময়তে বিনয় আৰু নম্ৰ হোৱাৰ বাবে আহ্বান জনায়।

আজিৰ এই মত-বিনিময় অনুষ্ঠানতে দুয়োখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰে।

আজিৰ এই মত-বিনিময় অনুষ্ঠানত সাংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়কসকল ক্ৰমে ৰূপক শৰ্মা, অশোক শৰ্মা, গুৰুজ্যোতি দাস, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৰ্ষীকেশ গোস্বামী উপস্থিত থাকে।

বীঃগঃ / বঃভাঃ / পুঃডেঃ
৫-০৩-২০২০